



THE ASSAM GAZETTE

অসাধাৰণ

EXTRAORDINARY

প্ৰাপ্ত কৰ্তৃত্বৰ দ্বাৰা প্ৰকাশিত

PUBLISHED BY THE AUTHORITY

নং ৯৪ দিশপুৰ, শনিবাৰ, ৭ মাৰ্চ, ২০২৬, ১৬ ফাগুন, ১৯৪৭ (শক)

No. 98 Dispur, Saturday, 7th March, 2026, 16th Phalguna, 1947 (S. E.)

GOVERNMENT OF ASSAM

ORDERS BY THE GOVERNOR

LEGISLATIVE DEPARTMENT : : : LEGISLATIVE BRANCH

NOTIFICATION

The 7th March, 2026

No. LGL.02/2026/18.— The following Act of the Assam Legislative Assembly which received the assent of the Hon'ble Governor of Assam on 6th March, 2026 is hereby published for general information.

ASSAM ACT NO. X OF 2026

(Received the assent of the Hon'ble Governor of Assam on 6th March, 2026)

**THE ASSAM VALUE ADDED TAX
(AMENDMENT) ACT, 2026**

AN ACT

to amend the Assam Value Added Tax Act, 2003.

Preamble.

Whereas, it is expedient to amend the Assam Value Added Tax Act, 2003, hereinafter referred to as the principal Act, in the manner hereinafter appearing;

**Assam Act
No. VIII of
2005**

It is hereby enacted in the Seventy-seventh Year of the Republic of India, as follows: -

**Short title,
extent and
commencement**

1. (1) This Act may be called the Assam Value Added Tax(Amendment) Act, 2026
- (2) It shall have the like extent as the principal Act.
- (3) It shall come into force at once.

**Amendment of
Section 10**

2. In the principal Act, in Section 10, for sub-section (1A), the following shall be substituted namely,—

“(1A) Notwithstanding anything contained in this Act, the retail ‘on’ license holder for potable liquor mentioned in the Fourth Schedule, except country spirit, shall pay output tax on sale made by him at the rate of six percent without any set-off of the tax paid by him at the time of purchase of such potable liquor.

The Government may by notification published in the Official Gazette from time to time vary the above rate of tax of “On” license holders and such rate of tax may vary for urban and rural areas.”

GEETANJALI DAS SAIKIA,

Secretary to the Government of Assam,
Legislative Department, Dispur, Guwahati-6.

২০২৬ চনৰ অসম অধিনিয়ম নং ১০
(২০২৬ চনৰ ৬ মাৰ্চ তাৰিখে ৰাজ্যপালৰ দ্বাৰা স্বীকৃত)
অসম মূল্য সংযোজিত কৰ (সংশোধন) অধিনিয়ম, ২০২৬

এখন

অধিনিয়ম

৭ মাৰ্চ, ২০২৬

অসম মূল্য সংযোজিত কৰ অধিনিয়ম, ২০০৩ সংশোধন কৰিবলৈ।

প্ৰস্তাৱনা

যিহেতু অসম মূল্য সংযোজিত কৰ অধিনিয়ম, ২০০৩, যিখনক ইয়াৰ পিছত মূল অধিনিয়ম বুলি উল্লেখ কৰা হৈছে, ইয়াৰ পিছত উল্লেখিত ধৰণে সংশোধন কৰাতো কালোচিত;

২০০৫ চনৰ
অসম
অধিনিয়ম নং
VIII

ইয়াৰ দ্বাৰা ভাৰত গণৰাজ্যৰ সাতসত্তৰ সংখ্যক বৰ্ষত ইয়াক নিম্নলিখিত ধৰণে অধিনিয়মিত কৰা হৈছে:-

সংক্ষিপ্ত নাম,
বিস্তাৰ আৰু
প্ৰাৰম্ভণ

১। (১) এই অধিনিয়মখন অসম মূল্য সংযোজিত কৰ (সংশোধন) অধিনিয়ম, ২০২৬ বুলি অভিহিত হ'ব।

(২) ইয়াৰ বিস্তাৰ মূল অধিনিয়মৰ দৰেই হ'ব।

(৩) ই তাৎক্ষণিকভাৱে বলবৎ হ'ব।

ধাৰা ১০ ৰ
সংশোধন

২। মূল অধিনিয়মত, ধাৰা ১০ ত, উপ-ধাৰা (১ক) ৰ সলনি নিম্নলিখিত প্ৰতিষ্ঠাপিত হ'ব, যথা,—

“(১ক) এই অধিনিয়মত যিকোনো কথা থকা সত্ত্বেও, চতুৰ্থ অনুসূচীত উল্লেখিত পানযোগ্য সুৰাৰ বাবে অনুজ্ঞাপত্ৰধাৰীৰ ‘ওপৰত’ খুচুৰা, দেশী সুৰাৰ বাহিৰে, তেওঁ তেনে পানযোগ্য সুৰা ক্ৰয় কৰাৰ সময়ত প্ৰদান কৰা কৰ কোনো অপসাৰণ নকৰাকৈ ছয় শতাংশ হাৰত বিক্ৰীৰ নিৰ্গম কৰ পৰিশোধ কৰিব লাগিব। চৰকাৰে, চৰকাৰী ৰাজপত্ৰত অধিসূচনাৰ জৰিয়তে ওপৰৰ কৰৰ হাৰ সময়ে সময়ে সলনি কৰিব পাৰিব।

চৰকাৰে চৰকাৰী ৰাজপত্ৰত প্ৰকাশিত অধিসূচনাৰ জৰিয়তে সময়ে সময়ে অনুজ্ঞাপত্ৰধাৰীৰ “ওপৰত” কৰৰ হাৰ সলনি কৰিব পাৰে আৰু চহৰ আৰু গ্ৰাম্য এলেকাৰ বাবে এনে কৰৰ হাৰ পৃথক পৃথক হ'ব পাৰে।”

গীতাঞ্জলী দাস শইকীয়া,

সচিব, অসম চৰকাৰ,

বিধান বিভাগ, দিছপুৰ, গুৱাহাটী-৬